

Official Spokesperson's response to media queries on COVID19 related drugs and pharmaceuticals

April 07, 2020

কোভিড19 সম্বন্ধীয় ঔষধ আৰু চিকিৎসা সামগ্ৰীৰ বিষয়ে কৰা সংবাদ মাধ্যমৰ প্ৰশ্নৰ ওপৰত কাৰ্যকৰি মুখপাত্ৰৰ প্ৰতিক্ৰিয়া

এপ্ৰিল 07, 2020

প্ৰশ্নৰ প্ৰতিক্ৰিয়া হিচাপে, কাৰ্যকৰি মুখপাত্ৰ মিঃ অনুৰাগ গ্ৰীৱাস্তবে কয়:

“আমি সংবাদ মাধ্যমৰ কিছু অংশ এ অপ্ৰয়োজনীয় বিবাদ সৃষ্টি কৰাৰ প্ৰচেষ্টা লক্ষ্য কৰিছো কোভিড19 সম্বন্ধীয় ঔষধ আৰু চিকিৎসা সামগ্ৰীৰ বিষয়টোৰ ওপৰত। যিকোনো দায়িত্বশীল চৰকাৰৰ দৰে, আমাৰ প্ৰথম কৰ্তব্য হৈছে এয়া নিশ্চিত কৰা যে আমাৰ নিজৰ মানহৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ঔষধ উপলব্ধ থাকে। এয়া সুনিশ্চিত কৰাৰ বাবে, কিছুমান অস্থায়ী পদক্ষেপ লোৱা হৈছিল কিছু সংখ্যক চিকিৎসা সামগ্ৰীৰ ৰপ্তানি সীমিত কৰাৰ বাবে। ইতিমধ্যে, এক বিস্তীৰ্ণ মূল্যায়ন কৰা হয় সম্ভাৱ্য প্ৰয়োজনৰ বিষয়ে বিভিন্ন পৰিস্থিতিত। সকলো পৰিস্থিতিৰ বাবে ঔষধৰ উপলব্ধি নিশ্চিত কৰাৰ পিছত, এই সীমা বাতিল কৰা হয়। ডি জি এফ টি-য়ে যোৱা কালি 14টা ঔষধৰ ওপৰত সীমা বাতিল ঘোষণা কৰে। পেৰাচিটামল আৰু হাইড্ৰক্লৰিকুইনাইনৰ (এইছ চি কিউ) ক্ষেত্ৰত, সেয়া এক অনুমতি বিভাগত ৰখা হ’ব আৰু তাৰ প্ৰয়োজনৰ পৰিস্থিতি সঘনাই নিৰীক্ষণ কৰা হ’ব। অৱশ্যে, সংগ্ৰহৰ পৰিস্থিতিয়ে আমাৰ কোম্পানীসমূহক তেওঁলোকে প্ৰতিশ্ৰুতি দিয়া ৰপ্তানি ৰক্ষা কৰিবলৈ অনুমতি দিব।

কভিড19 মহামাৰীৰ বিশালতাৰ কথা মনত ৰাখি, ভাৰতে সদায়ে এয়া বিশ্বাস কৰি আহিছে যে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰপদায়ে শক্তিশালী ঐক্যতা আৰু সহযোগিতা প্ৰদৰ্শন কৰা উচিত। এই চিন্তাধাৰাই আন দেশৰ পৰা আমাৰ নাগৰিকৰ উদ্ধাৰৰ পথ প্ৰদৰ্শন কৰিছে। মহামাৰীটোৰ মানৱীয় দিশলৈ চাই, এয়া সিদ্ধান্ত লোৱা হৈছে যে ভাৰতে উপযুক্ত পৰিমাণত পেৰাচিটামল আৰু এইছ চি কিউ-ৰ অনুমতিপত্ৰ প্ৰদান কৰিব আমাৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ চুবুৰীয়া দেশসমূহলৈ। আমি এই প্ৰয়োজনীয় ঔষধসমূহ এনে কিছুমান দেশকো যোগান ধৰিম যি এই মহামাৰীৰ দ্বাৰা অতিমাত্ৰা ক্ষতিগ্ৰস্ত হৈছে। আমি সেয়ে এই ক্ষেত্ৰত কোনো জল্পনা বা এই বিষয়টোক ৰাজনৈতিক ৰং দিয়াৰ প্ৰচেষ্টাক নিৰুৎসাহিত কৰিছোঁ।”

নতুন দিল্লী

এপ্ৰিল 07, 2020

DISCLAIMER: This is an approximate translation. The original is available in English on MEA’s website and may be referred to as the official press release.